



28T CHEM

2018

CHEMISTRY
(Theory)

Full Marks : 70

Pass Marks : 21

Time : Three hours

*The figures in the margin indicate full marks
for the questions.*

General Instructions :

- (i) All questions are compulsory.
- (ii) Marks for each question are indicated against it.
- (iii) Answers should be specific and to the point.
- (iv) Question numbers 1 to 8 consist of eight very short answer type questions and carry 1 mark each.
- (v) Question numbers 9 to 18 consist of ten short answer type questions and carry 2 marks each.
- (vi) Question numbers 19 to 27 consist of nine short answer type questions and carry 3 marks each.
- (vii) Question numbers 28 to 30 consist of three long answer type questions and carry 5 marks each.

$$1 \times 8 = 8$$

$$2 \times 10 = 20$$

$$3 \times 9 = 27$$

$$5 \times 3 = 15$$

$$\text{Total} = 70$$

Contd.



1. State whether true or false :

In Schottky defect, in order to maintain electroneutrality, the number of missing cations and anions are equal.

সঁচা নে মিষ্ঠা উল্লেখ কৰা :

স্কটকি ভ্রতিত ইলেক্ট্রনীয় প্রশমণৰ বাবে নোঃগোৱা হোৱা কেটায়ন আৰু এনায়নৰ সংখ্যা সমান।

2. Give the definition of solubility of a substance.

পদাৰ্থ এটাৰ দ্রাব্যতাৰ সংজ্ঞা দিয়া।


3. Why is N_2 less reactive at room temperature ?

সাধাৰণ উষ্ণতাত N_2 ৰ সক্ৰিয়তা কম কৰিয় ?


4. Give the structural formula of 2-Methylpropan-2-ol.

2-মিথাইল প্রপেন-2-অলৰ গঠন সংকেট লিখা।


5. Arrange the following compounds in increasing order of their boiling points :




নিম্নোক্ত যৌগবোৰক সিহঁতৰ উত্তলাংকৰ উৰ্দ্ধক্রমত সজোৱা :



6. Arrange the following compounds in the increasing order of their basic strength in aqueous solution :




নিম্নোক্ত যৌগবোৰক জলীয় দ্রবত সিহঁতৰ ক্ষাৰকীয় তীব্ৰতাৰ উৰ্দ্ধক্রমত সজোৱা :




1. What are essential amino acids ? 1
 অপরিহার্য এমিন' এচিড কি ?
3. What is Chemotherapy ? 1
 বসচিকিত্সা কি ?
9. Show that total vapour pressure over the solution of two liquids 1 and 2 at a particular temperature varies linearly with the mole fraction of a component. 2
 দেখুওৱা যে কোনো এক নির্দিষ্ট উষ্ণতাত দুটা তরল 1 আৰু 2ৰ দ্বাৰা এটাৰ ওপৰৰ মুঠ বাষ্পীয় চাপ দ্বৰতোৱ এটা উপাংশৰ মল ভগ্নাংশৰ লগত সমানুপাতিক ভাৱে পৰিৱৰ্তন হয়।
10. 1.8g. of glucose ($C_6H_{12}O_6$) is dissolved in 100g of water in a beaker. At what temperature will water in the solution boil at 1.013 bar ? Given boiling point of pure water at 1.013 bar is 373.15K and K_b for water is $0.052\text{ K kg mol}^{-1}$. 2
 এটা বিকাৰত 100g পানীত 1.8g গ্লুক'জ ($C_6H_{12}O_6$) দ্বৰীভূত কৰা হ'ল। 1.013 bar চাপত দ্বৰত থকা পানীখনি কিমান উষ্ণতাত উতলিব ? দিয়া আছে 1.013 bar ও বিশুদ্ধ পানীৰ উতলাংক 373.15K আৰু পানীৰ বাবে K_b ৰ মান $0.052\text{ K kg mol}^{-1}$
11. Starting from the integrated rate law of a zeroth order reaction, $R \rightarrow P$, show that half life time of the reaction is directly proportional to the initial molar concentration of the reactant. 2
 এটা শূন্যক্রমৰ বিক্ৰিয়া, $R \rightarrow P$, ৰ অনুকলিত হাৰ সূত্ৰৰ পৰা আৰঙ্গ কৰি দেখুওৱা যে বিক্ৰিয়াটোৱ অৰ্ধজীৱনকাল বিক্ৰিয়কৰ আদি মলাৰ গাঢ়তাৰ সমানুপাতিক।
12. Answer *any two* of the following : $1 \times 2 = 2$
 (i) Why does physisorption decrease with increase of temperature ?
 (ii) Why are powdered substances more effective adsorbents than their crystalline forms ?

- (iii) Give the decreasing order of flocculating power of the following ions in the coagulation of a negative sol.



নিম্নোক্তবোৰ যিকোনো দুটাৰ উত্তৰ লিখা :

- (i) উৎসতা বৃদ্ধিৰ লগে লগে ভৌতিক অধিশোষণ কিয় হ্রাস পায় ?
 (ii) স্ফটিক কৃপতকৈ অধিশোষকৰ শুড়ি অৱস্থা কিয় অধিক প্ৰভাৱশীল ?
 (iii) ঝণঝুক ছল এটাৰ আতঙ্গনত নিম্নোক্ত আয়নবোৰ আতঙ্গন ক্ষমতাৰ হ্রাসক্ৰমটো দিয়া।



13. Mention two industrial applications of colloids.

কলয়ডৰ দুটা ঔদ্যোগিক প্ৰয়োগ উল্লেখ কৰা।



14. (i) Give the structural formula of H_3PO_2 .

H_3PO_2 ৰ গঠন সংকেট লিখা।



- (ii) How do you account for the reducing behaviour of H_3PO_2 on the basis for its structure ?

H_3PO_2 ৰ গঠনৰ ভিত্তি ইয়াৰ বিজ্ঞণ ধৰ্ম কেনেকৈ ব্যাখ্যা কৰিবা ?



15. Identify the major product in the following reactions :





নিম্নোক্ত বিক্ৰিয়াবোৰত মুখ্য বিক্ৰিয়াজাত পদাৰ্থটো চিনাক্ত কৰা :





6. Write mechanism of the following reaction : (any one) 2





তলৰ বিক্রিয়াৰ ত্ৰিয়াবিধি লিখা : (যিকোনো এটা)



17. Identify the products A and B in the following reactions : 1+1=2



নিম্নোক্ত বিক্রিয়াৰত বিক্রিয়াজাত পদাৰ্থ A আৰু B চিনান্ত কৰা :





18. Answer *any one* of the following : 2

- (i) What are antagonist and agonist drugs ?
(ii) Give *one* example each of bactericidal and bacteriostatic antibiotics.

নিম্নোক্তবোর যিকোনো এটাৰ উত্তৰ লিখা :

- (i) প্রতিপ্রচালক আৰু প্রচালক ঔষধবোৰ কি ?
(ii) বেক্টেৰিচাইডেল আৰু বেক্টেৰিভাস্ট্রেটিক এন্টিবায়টিকৰ একোটাকৈ উদাহৰণ দিয়া।

19. Answer *either (a) or (b)* :

(a) অথবা (b)ৰ উত্তৰ লিখা :

- (a) What are semiconductors ? How electrical conductivity of semiconductors vary with temperature ? Give *one* example of intrinsic semiconductor. 1+1+1=3

অর্ধপৰিবাহী কি ? অর্ধপৰিবাহীবোৰ বিদ্যুৎ পৰিবাহীতা উষ্ণতাৰ লগত কেনেকৈ পৰিৱৰ্তন হয় ? অন্তনিহিত অর্ধপৰিবাহী এটাৰ উদাহৰণ দিয়া।

OR / অথবা

- (b) What are paramagnetism and ferromagnetism ? What type of substances would make better permanent magnets – ferromagnetic or ferrimagnetic ? 2+1=3

অনুচূম্বকীয়তা আৰু ফেৰচুম্বকীয়তা কি ? কোন ধৰণৰ পদার্থই উৎকৃষ্ট স্থায়ী চুম্বক সৃষ্টি কৰিব পাৰে – ফেৰচুম্বকীয় নে ফেৰিচুম্বকীয় পদার্থই ?



0. (i) The rate constant for a chemical reaction at a given temperature is $2.3 \times 10^{-5} \text{ L mol}^{-1} \text{ s}^{-1}$. What is the order of the reaction ? 1

এক নির্দিষ্ট উচ্চতাত বাসায়নিক বিক্রিয়া এটাৰ হাৰ ধূৰক হৈছে -

$2.3 \times 10^{-5} \text{ L mol}^{-1} \text{ s}^{-1}$ । বিক্রিয়াটোৰ ক্ৰম কি ?

- (ii) Show that in a 1st order reaction, time required for completion of 99.9% is 10 times of half life time of the reaction. 2

দেখুওৱা যে প্ৰথম ক্ৰমৰ বিক্রিয়া এটাৰ 99.9% সম্পূৰ্ণ হ'বলৈ লগা সময় বিক্রিয়াটোৰ অৰ্ধজীৱন কালৰ 10 গুণ হয়।

21. (a) Name one important ore of aluminium. Give its chemical composition. 1

এলুমিনিয়ামৰ এটা প্ৰয়োজনীয় আকৰিকৰ নাম লিখা। ইয়াৰ বাসায়নিক সংযুতি দিয়া।

- (b) Give the Mond Process for refining of nickel. 2

নিকেলৰ শোধনৰ বাবে ম'ন্ড প্ৰক্ৰিয়াটো লিখা।

OR / অথবা

How copper is extracted from low grade ore ?

নিম্ন মানৰ আকৰিকৰ পৰা ক'পাৰ কেনেকৈ নিষ্কাশন কৰিব পাৰি ?

22. (a) What is the basic difference between a double salt and a co-ordination complex ? 1

দৈত লৱণ আৰু সমন্বয়ী সংকুল যোগৰ মৌল পাৰ্থক্য কি ?



- (b) Give chemical tests to show that $[Co(NH_3)_5Cl]SO_4$ and $[Co(NH_3)_5SO_4]Cl$ are ionisation isomers. 1

$[Co(NH_3)_5Cl]SO_4$ আৰু $[Co(NH_3)_5SO_4]Cl$ তায়নীয় সমযোগী বুলি
দেখুৱাবলৈ ৰাসায়নিক পৰীক্ষা উল্লেখ কৰা।

- (c) Mention one analytical application of co-ordination compound. 1
সমৰয়ী সংকুল যোগৰ এটা বৈশেষিক ব্যৱহাৰ উল্লেখ কৰা।


23. Answer either (a) or (b)

(a) অথবা (b) ৰ উত্তৰ লিখা।


- (a) (i) Give a method of preparation of 3° alcohol. 1

3° এলকহলৰ এটা প্ৰস্তুত প্ৰণালী লিখা।

- (ii) State the mechanism of the reaction. 2



নিম্নোক্ত বিক্ৰিয়াটোৰ ক্ৰিয়াবিধি লিখা।







OR / অথবা

1

- (b) (i) Complete the following reaction -



নিম্নোক্ত বিক্রিয়াটো সম্পূর্ণ করা -



- (ii) Explain why alkoxy group (-OR) is ortho, para directing and activates the aromatic ring towards electrophilic substitution.

2

এলক্ট্রিমূলক (-OR) অর্থ, পেরা দিশনির্দেশী আৰু এৰমেটিক চক্ৰক ইলেক্ট্ৰনীয় প্ৰতিস্থাপনৰ বাবে সক্ৰিয় কৰে ব্যাখ্যা কৰা।

24. Write chemical reactions to affect the following transformations : (any three)
- 1×3=3

- (i) Butan-1-ol to butanoic acid.
- (ii) Cyclohexene to hexane-1, 6 -dioic acid.
- (iii) Butanal to butanoic acid
- (iv) Ethanoic acid to ethanoic anhydride.

নিম্নোক্ত পৰিৱৰ্তনৰোৰ সম্পৰ্ক কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াৰ লিখা : (যিকোনো তিনিটা)

- (i) বিউটেন-1-অলক বিউটানয়িক এচিডলৈ।
- (ii) ছাইক্লহেক্সিনক হেক্সেন-1, 6-ডাইঅয়িক এচিডলৈ।
- (iii) বিউটানেলক বিউটানয়িক এচিডলৈ।
- (iv) ইথানয়িক এচিডক ইথানয়িক এনহাইড্ৰাইডলৈ।

25. (a) Give a chemical test for primary amines. 1
প্রাইমারী এমাইনৰ এটা বাসায়নিক পৰীক্ষা লিখা।
- (b) What happens when aniline reacts with bromine water at room temperature ? 1
সাধাৰণ উফতাত এনিলিনে ব্ৰমিন পানীৰ লগত বিক্ৰিয়া কৰিবলৈ কি ঘটিব ?
- (c) Write the diazotisation reaction of aniline. 1
এনিলিনৰ ডায়েজ'কৰণ বিক্ৰিয়াটো লিখা।
26. (a) A carbohydrate ($C_{12}H_{22}O_{11}$) is boiled with dil. H_2SO_4 in alcoholic solution to form two hexoses with the same chemical formula. Identify the carbohydrate and the two hexoses. Give necessary chemical equations. 2
এটা কাৰ্ব'হাইড্রেটক ($C_{12}H_{22}O_{11}$) এলকহলীয় দ্রৱত লঘু H_2SO_4 ৰ লগত উতলালে একে বাসায়নিক সংকেট্যুক্ত দুটা হেক্স'জ গঠন হয়। কাৰ্ব'হাইড্রেটটো আৰু হেক্স'জ দুটা চিনাক্ত কৰা। প্ৰয়োজনীয় বাসায়নিক সমীকৰণ দিবা।
- (b) What is denaturation of protein ? 1
প্ৰটিনৰ বিকৃতিকৰণ কি ?
27. (a) Give one example of homopolymer and one example of co-polymer. 1
এটা সমবহুযোগী আৰু এটা সহবহুযোগীৰ উদাহৰণ দিয়া।



- (b) Mention the structural difference between thermoplastic polymer and thermosetting polymer. 1

তাপপ্লাস্টিয় বহুযোগী আৰু তাপস্থাপীয় বহুযোগীৰ গঠন পাৰ্থক্য উল্লেখ কৰা।

- (c) Give one use of high density polythene (HDP). 1

উচ্চধনত্ব পলিথিন (HDP) ৰ এটা ব্যৱহাৰ উল্লেখ কৰা।


28. (a) Define standard electrode potential. 1

প্ৰমাণ কোষ বিভৱৰ সংজ্ঞা দিয়া।

- (b) The measured emf of the cell –


$Pt(s) \parallel H_2(g, 1\text{ bar}) \parallel H^+(aq, 1M) \parallel Cu^{2+}(aq, 1M) \parallel Cu(s)$ is $0.34V$.

What is the standard electrode potential of the half cell corresponding to the reaction ?




$Pt(s) \parallel H_2(g, 1\text{ bar}) \parallel H^+(aq, 1M) \parallel Cu^{2+}(aq, 1M) \parallel Cu(s)$ 1

কোষটোৰ জুখিপোৱা বিদ্যুৎ চালক বলৰ মান $0.34V$ । নিম্নোক্ত বিক্ৰিয়া সম্পন্ন অৰ্ধকোষটোৰ প্ৰমাণ ইলেক্ট্ৰোড বিভৱ কিমান হ'ব ?





- (c) Represent the cell in which the following reaction takes place.




Write the Nernst equation and calculate the emf of the cell at 298K.

Given $E_{cell}^\circ = 3.17V$.

1+1+1=3

নিম্নোক্ত বিক্রিয়া সম্পর্ক হেরা কোষটো উপস্থাপন করা।



কোষটোৰ বাবে নার্নষ্টৰ সমীকৰণটো লিখা আৰু 298Kত কোষটোৰ emf গণনা কৰা। দিয়া

আছে $E_{cell}^\circ = 3.17V$ ।

OR/ অথবা

What is battery ? Give one example each of primary battery and secondary battery.

1+1+1=3

বেটাৰি কি ? প্ৰাইমাৰি বেটাৰি আৰু ছেকেণ্ডাৰি বেটাৰি প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়।

29. Answer *any five* of the following :

1×5=5

- (i) Explain why NO_2 dimerises.
- (ii) Why is H_2O a liquid and H_2S a gas at normal temperature ?
- (iii) What happens when potassium chlorate is heated with manganese dioxide ?
- (iv) What is Oleum ?
- (v) Fluorine exhibits only -1 oxidation state, whereas other halogens also exhibit +1, +3, +5 and +7 oxidation states. Explain.

- (vi) What are interhalogen compounds ?
(vii) Why the noble gases have very low boiling points ?

তলৰ যিকোনো পাঁচটা উত্তৰ কৰা :

- (i) NO_2 ৰ বিযোগীভৱন ঘটে কিৱ ব্যাখ্যা কৰা।
(ii) সাধাৰণ উষ্ণতাত H_2O তৰল আৰু H_2S গেছ কিৱ ?
(iii) পটাছিয়াম ক্লৰ্বেটক মেংগানিজ ডাই অক্সাইডৰ লগত উভাপিত কৰিলে কি ঘটে ?
(iv) অলিয়াম কি ?
(v) ফ্ৰিৰেনে কেৱল -1 জাৰণ অৱস্থা দেখুৱায়, কিন্তু অন্য হেল'জেনে +1, +3, +5 আৰু +7 জাৰণ অৱস্থাও দেখুৱায়। ব্যাখ্যা কৰা।
(vi) আক্তঃহেল'জেন যৌগবোৰ কি ?
(vii) সপ্ত্রান্ত গেছবোৰৰ উত্তলাক কম কৰিয় ?

30. Answer either (a) or (b) :

(a) অথবা (b) ৰ উত্তৰ কৰা :

- (a) (i) Give the general electronic configuration of d-block elements.

1

d-গোষ্ঠীৰ মৌলবোৰৰ সাধাৰণ ইলেক্ট্রনীয় বিন্যাস লিখা।



- (ii) Silver atom has completely filled d -orbitals ($4d^{10}$) in its ground state. Yet, it is considered as transition element. Why ? 1

ভূমিষ্ঠ অবস্থাত ছিলভাব পরমাণুর d -অবিটেল সম্পূর্ণ ($4d^{10}$) হৈ থাকে। তথাপিও ইয়াক সংক্রমণশীল মৌল বোলে? কিয় ?

- (iii) Cu^+ ion is not stable in aqueous solution. Explain. 2

জলীয় দ্রবত Cu^+ ion সুস্থিব নহয়। ব্যাখ্যা কৰা।

- (iv) Actinoid contraction is greater from element to element than lanthanoid contraction. Why ? 1

মৌলভেদে লেন্টেনাইড সংকোচনতকৈ এক্টিনাইড সংকোচন অধিক হয়। কিয় ?

OR / অথবা

- (b) (i) Which of the first row transition metal exhibit +7 oxidation state ? 1

প্রথম শারী সংক্রমণশীল ধাতুৰ কোনটোৱে +7 জাৰণ অৱস্থা দেখুৱায় ?

- (ii) How would you account for irregular variation of 1st and 2nd ionisation enthalpies in the 1st series of transition elements ? 1

প্রথম শ্ৰেণী সংক্রমণশীল মৌলবোৰৰ প্রথম আৰু দ্বিতীয় আয়নীকৰণ এনথেলপি অনিয়মীয়াভাৱে পৰিৱৰ্তন হয় কিয় ?



(iii) What are interstitial compounds ?

1

অন্তরতী যৌগবোৰ কি ?

(iv) Give two uses of potassium permanganate.

2

পটাছিয়াম পারমাংগেনেটৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

————— X —————